

# India conveys its strong concern to Pakistan on the terror attack planned by JeM in the UT of Jammu and Kashmir

November 21, 2020

## ভাৰতে জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত পৰিষদত জেইছ-ঈ-মহম্মদৰ দ্বাৰা পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে ভাৰতে পাকিস্তানৰ প্ৰতি তীব্ৰ উদ্বেগ প্ৰকাশ কৰে

নৱেম্বৰ 21, 2020

জম্মু আৰু কাশ্মীৰৰ নাগৰোটাতে 19 নৱেম্বৰ 2020 তাৰিখে ভাৰতীয় সুৰক্ষা বলে এক ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হয়। প্ৰাথমিক প্ৰতিবেদনত আক্ৰমণকাৰী পাকিস্তানৰ জেইছ-ঈ-মহম্মদৰ(JeM) সদস্য হোৱাৰ ইংগিত দিছে, যি ৰাষ্ট্ৰসংঘ আৰু অন্য বহুতো দেশৰ দ্বাৰা অনুমোদিত এক সন্ত্ৰাসবাদী সংগঠন। ভাৰত চৰকাৰে ভাৰতৰ বিৰুদ্ধে জেইছ-ঈ-মহম্মদ (JeM)ৰ দ্বাৰা অব্যাহত সন্ত্ৰাসী আক্ৰমণৰ ওপৰত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

অতীতত ভাৰতত সংঘটিত হোৱা বহুতো আক্ৰমণৰ জেইছ-ঈ-মহম্মদ (JeM) ষড়যন্ত্ৰ কৰিছিল, যত 2019ৰ ফেব্ৰুৱাৰীত পুলৱামা আক্ৰমণ অন্তৰ্ভুক্ত আছিল। বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবৰুদ আৰু বিস্ফোৰক সামগ্ৰীয়ে ইয়াকে ইংগিত দিয়ে যে কেন্দ্ৰীয় শাসিত পৰিষদ জম্মু আৰু কাশ্মীৰত শান্তি আৰু সুৰক্ষাক অস্থিৰ কৰাৰ উদ্দেশ্যৰে এক বৃহৎ আক্ৰমণৰ কাৰণে এক ব্যাপক ষড়যন্ত্ৰ কৰা হৈছিল, বিশেষকৈ স্থানীয় জিলা উল্লয়ন পৰিষদৰ নিৰ্বাচনক ব্যাহত কৰাৰ কাৰণে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে পাকিস্তানৰ চাৰ্জ দি-এফেয়াৰ্চক চমন জাৰি কৰে আৰু আক্ৰমণৰ প্ৰচেষ্টাৰ বাবে তীব্ৰ প্ৰতিবাদ জনোৱা হৈছিল, এই আক্ৰমণৰ য়ড়যন্ত্ৰক কেৱল ভাৰতীয় সুৰক্ষা বাহিনীৰ সতৰ্কতাৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হৈছিল। এইটো দাবী কৰা হৈছে যে পাকিস্তানে তেওঁলোকৰ সীমাৰ পৰা সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী দলক সমৰ্থন কৰাৰ নীতিৰ পৰা বিৰত থকা আৰু অন্য দেশসমূহত আক্ৰমণ কৰিবৰ বাবে সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসী আন্তঃগাঁথনিক নষ্ট কৰি দিয়া উচিত। ভাৰতে দীৰ্ঘদিন ধৰি কৰি অহা দাবীৰ পুনৰাই উত্থাপন কৰিছে যে পাকিস্তানে নিজৰ আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা আৰু দ্বিপাক্ষিক প্ৰতিশ্ৰুতি পালন কৰিব লাগে, যাতে তেওঁলোকে নিজৰ নিয়ন্ত্ৰণাধীন ক্ষেত্ৰবোৰক কোনোধৰণে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ কাৰণে ব্যৱহাৰ নকৰে।

ভাৰতে সন্মাসবাদৰ বিৰুদ্ধে যুঁজত নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ খাতিৰত সকলো প্ৰকাৰৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে দৃঢ়ভাৱে সংকল্পবদ্ধ।

**নতুন দিল্লী**

**নৱেম্বৰ 21, 2020**

**DISCLAIMER:** This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.